

GROUP A

SCHOLASTIC APTITUDE TEST : শৈক্ষিক প্ৰৱণতা অভীক্ষা

Total Marks : 50 মুঠ নম্বৰ : ৫০

Each question carries One Mark : প্ৰতিটো প্ৰশ্নৰ বাবে ১ নম্বৰ

বিজ্ঞান (Science)

1. মিনামাটা ৰোগ হোৱাৰ কাৰণ—
Minamata disease is caused by –
 - a. শৰীৰত মাৰ্কাৰিৰ পৰিমাণ বৃদ্ধি (increases the amount of mercury in body)
 - b. শৰীৰত কপাৰৰ পৰিমাণ বৃদ্ধি (increases the amount of copper in body)
 - c. শৰীৰত মাৰ্কাৰিৰ পৰিমাণ হ্ৰাস (decreases the amount of mercury in body)
 - d. এটাও নহয় (None of these)
2. তলৰ কোনবিধ অৰণ্যত উপলব্ধ বিয়োজক নহয় ?
Which one of the following is not a decomposer?
 - a. ভেঁকুৰ (Fungi)
 - b. বেক্টেৰিয়া (Bacteria)
 - c. উদ্ভিদ (Plants)
 - d. এক্টিন'মাইছিটিচ (Actinomycetes)
3. উদ্যোগত পানীৰ ব্যৱহাৰ হ'ল—
The use of water in industry is—
 - a. কেঁচা সামগ্ৰী হিচাপে (As raw material)
 - b. দ্ৰাৱক হিচাপে (As a solvent)
 - c. শীতলকাৰক হিচাপে (As a coolant)
 - d. সকলোবোৰ (All of them)
4. ৰাজস্থানৰ জলবায়ু—
The climate of Rajasthan is –

- a. শীতল আৰু সেমেকা (Cool and moist)
 b. গৰম আৰু শুকান (Hot and dry)
 c. শীতল আৰু শুকান (Cool and dry)
 d. গৰম আৰু সেমেকা (Hot and moist)
5. অমিলটো বিচৰা :
 Select the odd one:
 a. টৰ্ণেড' (Tornado) b. হাৰিকেন (Hurricane)
 c. টাইফুন (Typhoon) d. ভূমিকম্প (Earthquake)
6. বিউফৰ্ট স্কেলত ধুমুহাৰ স্থান কেইনম্বৰত ?
 What is the number of storms on the Beaufort Scale?
 a. 3 b. 6 c. 7 d. 11
7. দাড়ি খুৰাবলৈ তলৰ কোনবিধ ব্যৱহাৰ কৰা হয় ?
 Which one of the following is used for shaving.
 a. অৱতল লেন্স (Concave lens)
 b. অৱতল দাপোণ (Concave mirror)
 c. উত্তল লেন্স (Convex lens)
 d. সমতল দাপোণ (Plane mirror)
8. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া আৱিষ্কাৰ কৰিছিল—
 Magnetic effect of current was discovered by—
 a. এলবাৰ্ট আইনষ্টাইন (Albert Einstein)
 b. খ্ৰিষ্টিয়ান অ'ৰষ্টেড (Christian Oersted)
 c. চাৰ্লছ ডাৰউইন (Charles Darwin)
 d. মেৰী কুৰী (Marie Curie)
9. ——— যন্ত্ৰটোৱে অতিক্ৰম কৰা দূৰত্ব জোখে ।
 ——— of a vehicle measures the distance travelled.
 a. ভল্টমিটাৰ (Voltmeter)
 b. এমিটাৰ (Ammeter)
 c. অ'ড'মিটাৰ (Odometer)
 d. স্পীডমিটাৰ (Speedometer)
10. মাটিৰ কোন স্তৰক আধাৰ শিল বুলি কোৱা হয় ।

Which soil horizon is called bed rock?

- a. O - স্তৰ (O-horizon)
- b. E - স্তৰ (E-horizon)
- c. R - স্তৰ (R-horizon)
- d. A - স্তৰ (A-horizon)

11. খোৱা চ'ডা হ'ল—

Baking soda is –

- a. NaCO_3
- b. NaHCO_3
- c. NaNO_3
- d. NaOH

12. আমলখিত থকা এচিডবিধ হ'ল—

The acid present in Amla is –

- a. এছকৰবিক (Ascorbic acid)
- b. টাৰটাৰিক (Tartaric acid)
- c. ফ'ৰমিক এচিড (Formic acid)
- d. চাইট্ৰিক এচিড (Citric acid)

13. কঠিন পদাৰ্থত তাপৰ স্থানান্তৰ ঘটা প্ৰক্ৰিয়াটো হ'ল—

The process by which heat transferred through solid—

- a. পৰিচলন (Convection)
- b. পৰিবহণ (Conduction)
- c. বিকিৰণ (Radiation)
- d. এটাও নহয় (None of the above)

14. পেশী কোষত অবাত শ্বসন হ'লে শক্তিৰ লগতে উৎপাদিত দ্ৰব্য হ'ব—

The substance produced in anaerobic respiration is—

- a. লেক্টিক এচিড (Lactic acid)
- b. ইথাইল এলক'হল (Ethyl alcohol)
- c. গ্লুক'জ (Glucose)
- d. এটাও নহয় (None of these)

15. অৱতল দাপোণত গঠন হোৱা প্ৰতিবিম্ব—

The images formed by a concave mirror are—

- a. কেৱল সৎ (Only real)
- b. কেৱল অসৎ (Only virtual)

- c. সৎ আৰু অসৎ (Real and virtual)
d. এটাও নহয় (None of these)
16. ক্লিনিকেল থাৰ্ম'মিটাৰৰ স্কেলৰ পাঠৰ পৰিসৰ হ'ল—
The range of scale reading of clinical thermometer is –
a. $35^{\circ}\text{C} — 42^{\circ}\text{C}$ b. $0^{\circ}\text{C} — 100^{\circ}\text{C}$
c. $-10^{\circ}\text{C} — 110^{\circ}\text{C}$ d. $273^{\circ}\text{C} — 373^{\circ}\text{C}$
17. ঘনত্বৰ একক হ'ল—
Unit of density is—
a. গ্ৰাম/ছে.মি. (gram/cm)
b. গ্ৰাম/বৰ্গ ছে.মি. (gram/cm²)
c. গ্ৰাম/ঘন ছে.মি. (gram/cm³)
d. গ্ৰাম (gram)
18. কোনবিধ নৱীকৰণ অযোগ্য সম্পদ ?
Which one of the following is non-renewable resources?
a. পানী (Water) b. বায়ু (Air)
c. মাটি (Soil) d. খনিজ তেল (Crude oil)
19. বিদ্যুৎ প্ৰবাহত CFL ৰ পূৰ্ণ পাঠ হ'ল—
The full form of CFL in electricity is –
a. Compressed Flourescent Light
b. Compact Fosphorescence Light
c. Consumption Favoured Lamp
d. Compact Fluorescent Lamp
20. লাইকেন হৈছে এবিধ—
Lichen is –
a. মৃতজীৱী উদ্ভিদ (Saprophytic plants)
b. পৰজীৱী উদ্ভিদ (Parasitic plants)
c. সহজীৱী উদ্ভিদ (Symbiotic plants)
d. পতংগভোজী উদ্ভিদ (Insectivorous plants)
21. জীৱ কোষ এটাৰ কোষকেন্দ্ৰটো যি জেলি-সদৃশ পদাৰ্থৰে আবৃত হৈ থাকে, তাকেই—
The nucleus of a cell of a living organism is surrounded by a jelly like substance. It is called—

- a. প্রট'প্লাজম (Protoplasm)
- b. চাইট'প্লাজম (Cytoplasm)
- c. প্লাজমা (Plasma)
- d. মেট্রিক্স (Matrix)

22. পানী এবিধ—

Water is a –

- a. যৌগ (Compound)
- b. মিশ্র (Mixture)
- c. অম্ল (Acid)
- d. অধাতু (Non-metal)

23. মানুহৰ শ্রাব্য কম্পনাংকৰ পৰিসৰ—

Audible range of Human being is –

- a. 20 – 2000 হাৰ্টজ (20 – 2000 Hertz)
- b. 200 – 200,000 হাৰ্টজ (200 – 200,000 Hertz)
- c. 20 – 20,000 হাৰ্টজ (20 – 20,000 Hertz)
- d. 20 – 200,000 হাৰ্টজ (20 – 200,000 Hertz)

24. পানীৰ অন্তঃস্রবণৰ হাৰ নিৰ্ণয় কৰা সূত্রটো হৈছে—

The formula used for rate of percolation of water is—

a. অন্তঃস্রবণৰ হাৰ = পানীৰ পৰিমাণ × অন্তঃস্রবণৰ সময়

(Rate of percolation = Amount of water × Time of Percolation)

b. অন্তঃস্রবণৰ হাৰ = $\frac{\text{অন্তঃস্রবণৰ সময়}}{\text{পানীৰ পৰিমাণ}}$

(Rate of percolation = $\frac{\text{Time of percolation}}{\text{Amount of water}}$)

c. অন্তঃস্রবণৰ হাৰ = $\frac{\text{পানীৰ পৰিমাণ}}{\text{অন্তঃস্রবণৰ সময়}}$

(Rate of percolation = $\frac{\text{Amount of water}}{\text{Time of percolation}}$)

d. ওপৰৰ এটাও নহয় (None of the above)

25. তলত দিয়া কোনটো ৰাসায়নিক সমীকৰণে লোত মামৰ উৎপন্ন হোৱাটো বুজায়।

The chemical equation which represents rusting of iron is –

a. $\text{Fe} + \text{H}_2\text{O} \longrightarrow \text{FeO} + \text{H}_2\text{O}$

- b. $\text{Fe} + \text{O}_2 \longrightarrow \text{Fe}_2\text{O}_3$
 c. $\text{Fe} + \text{O}_2 + \text{H}_2\text{O} \longrightarrow \text{Fe}_2\text{O}_3 \cdot \text{H}_2\text{O}$
 d. $\text{Fe} + \text{O}_2 + \text{H}_2\text{O} \longrightarrow \text{FeO} \cdot \text{H}_2\text{O}$

গণিত (Mathematics)

26. $(-1) + (-1) + (-1) + \dots$ (500 সংখ্যক) = ?
 $(-1) + (-1) + (-1) + \dots$ (500 times) = ?
 a. 500 b. 1 c. -1 d. -500
27. তলৰ কোনটো শুদ্ধ ?
 Which of the following is correct?
 a. $-12 > -9$ b. $-12 < -9$
 c. $-12 + 9 > 0$ d. $(-12) \times 9 > 0$
28. $9\frac{4}{5}$ ক কি সংখ্যাৰে পূৰণ কৰিলে 42 হ'ব ?
 By what number $9\frac{4}{5}$ be multiplied to get 42?
 a. $\frac{30}{7}$ b. $\frac{7}{30}$ c. $4\frac{1}{7}$ d. $4\frac{3}{7}$
29. $\frac{6}{7}, \frac{7}{8}, \frac{8}{9}, \frac{9}{10}$ ভগ্নাংশকেইটাৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰুটোৰ মাজৰ পাৰ্থক্য হ'ব—
 The difference between the greatest and the least fractions out of $\frac{6}{7}, \frac{7}{8}, \frac{8}{9}$ and $\frac{9}{10}$ is —
 a. $\frac{3}{70}$ b. $\frac{1}{56}$ c. $\frac{1}{40}$ d. $\frac{1}{72}$
30. $0.002 \times 0.5 = ?$
 a. 0.0001 b. 0.001 c. 0.01 d. 1
31. 457 ৰ একেবাৰে ওচৰত থকা 11 ৰে বিভাজ্য হোৱা পূৰ্ণ সংখ্যাটো হ'ল—

The whole number nearest to 457 and divisible by 11 is

- a. 450 b. 451 c. 460 d. 462

32. $\frac{5}{4} - \frac{7}{6} - \frac{(-2)}{3} = ?$

- a. $\frac{3}{4}$ b. $-\frac{3}{4}$ c. $-\frac{7}{12}$ d. $\frac{7}{12}$

33. যদি $2^n = 4096$ তেন্তে $2^{n-5} = ?$

If $2^n = 4096$ then $2^{n-5} = ?$

- a. 128 b. 64 c. 256 d. 32

34. যদি a আৰু b ক্ৰমে $x^2 + y^2 + z^2 - xy - yz - zx$ বীজীয় ৰাশিটোৰ সহগবোৰৰ
যোগফল আৰু পূৰণফল তেন্তে
 $a + 2b = ?$

If a and b are respectively the sum and product of the co-efficients
of terms in the expression

$x^2 + y^2 + z^2 - xy - yz - zx$ then $a + 2b = ?$

- a. 0 b. 2 c. -2 d. -1

35. যদি $2x + \frac{5}{3} = \frac{1}{4}x + 4$ তেন্তে $x = ?$

If $2x + \frac{5}{3} = \frac{1}{4}x + 4$ then $x = ?$

- a. 3 b. 4 c. $\frac{3}{4}$ d. $\frac{4}{3}$

36. এটা আয়তৰ দৈৰ্ঘ্য ইয়াৰ প্রস্থৰ তিনিগুণ আৰু ইয়াৰ পৰিসীমা 56 m, তেন্তে আয়তটোৰ
দৈৰ্ঘ্য হ'ব—

The length of a rectangle is three times its width and its perimeter
56 m. Then the length is —

- a. 7 m b. 14 m c. 21 m d. 28 m

37. যদি $2x = 3y$ আৰু $4y = 5z$ তেন্তে $x : z = ?$

If $2x = 3y$ and $4y = 5z$ then $x : z = ?$

- a. 4 : 3 b. 8 : 15 c. 3 : 4 d. 15 : 8

38. 8 জন মানুহে এটা কাম 40 দিনত সম্পূৰ্ণ কৰিব পাৰে। যদি পুনৰ 2 জন মানুহ তেওঁলোকৰ লগত লগ লাগে তেন্তে কামটো কিমান দিনত সম্পূৰ্ণ হ'ব?

8 men can finish a piece of work in 40 days. If 2 men join them then the work will be completed in –

- a. 30 দিনত (days) b. 32 দিনত (days)
c. 36 দিনত (days) d. 25 দিনত (days)

39. এটা সংখ্যাৰ 35% ৰ লগত 39 যোগ কৰিলে পুনৰ সংখ্যাটোৱে পোৱা যায়। সংখ্যাটো হ'ব—

If 35% of a number added to 39 is the number itself, the number is –

- a. 60 b. 65 c. 75 d. 105

40. 15টা কলমৰ কিনা দাম 20টা কলমৰ বিক্ৰীমূল্যৰ সমান হ'লে লোকচানৰ শতকৰা হাৰ হ'ব—

The cost price of 15 pens is equal to the selling price of 20 pens. Then the loss percent is –

- a. 25% b. 20% c. 15% d. 10%


41. কোনো ধনৰ সৰল সুত ধনখিনিৰ $\frac{16}{25}$ অংশৰ সমান। যদি বছৰি শতকৰা সুতৰ হাৰ আৰু সময় সাংখ্যিকভাৱে সমান তেন্তে সুতৰ হাৰ হ'ব—

The simple interest on a certain sum is $\frac{16}{25}$ of the sum, if the rate of percent per annum and time is numerically equal, then the rate of percent is –

- a. 8% b. 4% c. 6% d. 12%

42. প্ৰদত্ত চিত্ৰত AB, CD, EF সৰল ৰেখা। তেন্তে $x + y + z = ?$

In the given figure AB, CD and EF are straight lines, then $x + y + z = ?$



- a. 180
c. 213

- b. 203
d. 134


43. এখন গাড়ীয়ে 1 লিটার পেট্র'লেৰে 20 কি.মি. যায়। গাড়ীখনে $1\frac{1}{4}$ লিটাৰ পেট্র'লেৰে
কিমান দূৰ যাব?

A car runs 20 km using 1 litre of petrol. How much distance will it
cover in $1\frac{1}{4}$ litre petrol?

- a. 25 km
c. 36 km

- b. 30 km
d. 40 km

44. কাষত দিয়া চিত্ৰটোৰ পৰিসীমা হ'ব—
The perimeter of the given figure is –



- a. 27 cm b. 28 cm c. 36 cm d. 40 cm

45. তলৰ তথ্যখিনিৰ মধ্যমা হ'ব —
The median of the following data is –
20, 30, 40, 10, 15, 25, 35

- a. 20
c. 30

- b. 25
d. 40


46. যদি $\frac{1}{1.859} = 0.5379$ তেন্তে $\frac{1}{0.001859} = ?$

If $\frac{1}{1.859} = 0.5379$ then $\frac{1}{0.001859} = ?$


- a. 537.9
c. 5379

- b. 53.79
d. এটাও নহয় (None of these)

47. প্রদত্ত চিত্রটোৰ কেইডাল সমমিতি অক্ষ থাকিব ?
How many lines of symmetry are there in the given figure?



- a. 1
b. 2
c. 3
d. 4
48. প্রদত্ত গোটাকৃতিটোৰ পৃষ্ঠৰ সংখ্যা হ'ব—
Number of faces of the given solid shape is—



- a. 4
b. 6
c. 9
d. 8
49. তলৰ কোন তিনিটা বাহুৰ মাপে এটা সমকোণী ত্ৰিভুজ গঠন কৰিব ?
Which three sides of the following will make a right angled triangle?
- a. 5, 12, 15
b. 6, 8, 9
c. 8, 12, 17
d. 9, 12, 15
50. এটা বৃত্তৰ কালি 154 cm^2 হ'লে বৃত্তটোৰ ব্যাস হ'ব—
Area of a circle is 154 cm^2 . The diameter of the circle will be —
- a. 3.5 cm
b. 7 cm
c. 14 cm
d. 21 cm

GROUP B

MENTAL ABILITY TEST : মানসিক সামৰ্থ অভীক্ষা

Total Marks : 50 মুঠ নম্বৰ : ৫০

Each question carries One Mark : প্রতিটো প্ৰশ্নৰ বাবে ১ নম্বৰ

Direction : In each of the questions 51–55, a series is given with one term missing. Choose the correct alternative given below that will complete the series.

নিৰ্দেশনা : তলৰ 51–55নং প্ৰশ্নত এটাকৈ শ্ৰেণী দিয়া আছে। বিকল্প উত্তৰবোৰৰ পৰা খালী ঠাইৰ বাবে এটা পদ নিৰ্ণয় কৰিব লাগে যাতে শ্ৰেণীটো সম্পূৰ্ণ হয়।

51. Z, V, R, N, —

- (a) K (b) L (c) J (d) M
(e) None of these এইবোৰৰ এটাও নহয়।

52. YB, XC, WD, —

- (a) VE (b) UF (c) VF (d) UE
(e) None of these এইবোৰৰ এটাও নহয়।

53. TSR, ONM, JIH, —

- (a) DCB (b) IHG (c) FED (d) EDC
(e) None of these এইবোৰৰ এটাও নহয়।

54. 16, 34, 52, 70, —

- (a) 85 (b) 86 (c) 87 (d) 88
(e) None of these এইবোৰৰ এটাও নহয়।

55. 169, 196, 225, —

- (a) 236 (b) 246 (c) 256 (d) 264
(e) None of these এইবোৰৰ এটাও নহয়।

Direction : In questions 56–60, there are four terms in each question. The relationship that exists between the first two also exists between the last two. But one term is missing. The missing term is one of the five alternatives given below. Find out the correct alternative for each question.

নিৰ্দেশনা : 56–60নং প্ৰশ্নসমূহৰ প্ৰতিটোৰ চাৰিটাকৈ পদ আছে। ইয়াৰে প্ৰথম দুটাৰ মাজত থকা সম্পৰ্কটো শেষৰ দুটাৰ মাজতো থাকিব। কিন্তু এটা পদ লুপ্ত হৈ আছে। লুপ্ত পদটো প্ৰদত্ত পাঁচটা বিকল্পৰ পৰা নিৰ্ণয় কৰিব লাগে।

56. 3 : 27 :: 5 : ?

- (a) 105 (b) 115 (c) 125 (d) 145
(e) None of these এইবোৰৰ এটাও নহয়।

57. uvW: UvW:: fgH: ?

- (a) HgF (b) FgH (c) Fgh (d) fgH
(e) None of these এইবোৰৰ এটাও নহয়।

58. C:100:: M:?

- (a) 200 (b) 500 (c) 1000 (d) 1500
(e) None of these এইবোৰৰ এটাও নহয়।

59. THREE:5:: FOUR:?

- (a) 2 (b) 3 (c) 4 (d) 5
(e) None of these এইবোৰৰ এটাও নহয়।

60. S:8:: R: ?

- (a) 9 (b) 10 (c) 11 (d) 12
(e) None of these এইবোৰৰ এটাও নহয়।

Direction : In questions 61–65, each has five terms. four terms are alike in some way while one term is different from others. Find the odd one out.

নিৰ্দেশনা : 61–65নং প্ৰশ্নৰ প্ৰতিটোতে পাঁচটা পদ আছে। ইয়াৰে চাৰিটা কিবা কাৰণত একে বা সদৃশ। মাত্ৰ এটাহে ভিন্ন বা বিসদৃশ। বিসদৃশটো বাচি উলিওৱা।

61. (a) 36 (b) 37 (c) 38 (d) 39 (e) 40

62. (a) Y (b) X (c) W (d) V (e) U

63. (a) 2018 (b) 2019 (c) 2020
(d) 2021 (e) 2022

64. (a) 225 (b) 234 (c) 243
(d) 252 (e) 260

65. (a) eyes (b) lungs (c) ears (d) kidneys (e) heart
(a) চকু (b) হাঁওফাঁও (c) কাণ (d) বৃক্ক (e) হৃদপিণ্ড

66. What will be the mirror image of the word FEAR ?

FEAR শব্দটো আয়নাত কেনেকুৱা দেখিব ?

- (a) FEAR (b) YVƎƆ (c) ƎAƎƎ (d) ƎEVƎ
(e) None of these (এইবোৰৰ এটাও নহয়)

67. If SCHOOL is coded as RBGNNK then how will HOUSE be coded in that language?

যদি এবিধ ভাষাত SCHOOL ক RBGNNK হিচাপে লিখা হয় তেন্তে HOUSE ক কেনেদৰে লিখা হ'ব ?

- (a) GNRTD (b) GNTRD (c) GMRTD (d) GNTDR (e) GMTRD

68. What will be the water image of R?

R আখৰটো পানীৰ তলত কেনেকুৱা দেখিব ?

- (a) Ɔ (b) R (c) Я (d) ʞ
(e) None of these (এইবোৰৰ এটাও নহয়)

69. In a code language ADJECTIVE is written as 145236872. How is ACTIVE written in that code?

এবিধ ভাষাত ADJECTIVEক লিখা হয় 145236872 হিচাপে সেই ভাষাত ACTIVE শব্দটো কি হ'ব ?

- (a) 136782 (b) 136862 (c) 163872 (d) 136872
(e) None of these (এইবোৰৰ এটাও নহয়)

70. If 1=4, 2=8, 3=12 etc. then 8=?

যদি 1=4, 2=8, 3=12 ইত্যাদি হয় তেন্তে 8=?

- (a) 12 (b) 14 (c) 16 (d) 32
(e) None of these (এইবোৰৰ এটাও নহয়)

Direction: Mitali is walking in a field. First she goes 17m towards south.

Then turning to the left she walks 10m and then turns left and goes 17m. Again turning to the left she walks 7m and stops. Now answer question no.s 71, 72 and 73.

নিৰ্দেশনা : মিতালীয়ে খেলপথাৰত খোজকাঢ়ি আছে। প্ৰথমে তাই দক্ষিণমুৰাহৈ 12m গ'ল আৰু বাওঁফালে ঘূৰিলে। এইবাৰ 20m গৈ আকৌ বাওঁফালে ঘূৰি 12m গ'ল। শেষত আকৌ বাওঁফালে ঘূৰি 10m গৈ বৈ গ'ল। এতিয়া তলৰ 71, 72 আৰু 73নং প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

71. What is the total distance Mitali has covered ?

মিতালীয়ে মুঠতে কিমান দূৰ খোজ কাঢ়িলে ?

- (a) 40m (b) 45m (c) 51m (d) 54m
(e) None of these ওপৰৰ এটাও নহয়।

72. What is the last direction of Mitali walking ?

মিতালীয়ে শেষত কোনমুৱা হৈ খোজ কাঢ়িছিল ?

- (a) North (উত্তৰ) (b) South (দক্ষিণ) (c) East (পূৰ) (d) West (পশ্চিম) (e) None of these ওপৰৰ এটাও নহয়।

73. How far is Mitali from her original position ?

মিতালী তাইৰ আৰম্ভণী স্থানৰ পৰা কিমান দূৰত আছে ?

- (a) 3m (b) 4m (c) 5 m (d) 10m (e) None of these ওপৰৰ এটাও নহয়।

74. N is Q's brother. A is B's mother. Q is B's daughter. How is A related to N ?

N, Qৰ ভাই। A হ'ল B ৰ মাক। Q, Bৰ জীয়ৰী। A, Nৰ কি হয় ?

- (a) Mother (মা) (b) Grand mother (আইতা) (c) Sister (ভনী)
(d) Aunt (খুড়ী)
(e) None of these ওপৰৰ এটাও নহয়।

75. Pointing to a man on the stage Rani said, "He is the brother of the daughter of the wife of my husband." How is the man on the stage related to Rani?

মঞ্চত থকা মানুহজনলৈ দেখুৱাই ৰাণীয়ে ক'লে, “তেওঁ মোৰ স্বামীৰ পত্নীৰ জীয়েকৰ ভাই।” মঞ্চত থকা মানুহজন ৰাণীৰ কি হয় ?

- (a) Father (পিতা) (b) Brother (ভাই) (c) Son (পুত্ৰ)
(d) Uncle (খুড়া) (e) None of these ওপৰৰ এটাও নহয়।

Direction : In each of the questions 76–80, a number of letters have been given. The letters may be rearranged to make some meaningful words. You have to mention the first and last letters of the words from the given alternatives—

নিৰ্দেশনা : 76–80নং প্ৰশ্নৰ প্ৰতিটোতে কিছুমান আখৰ দিয়া হৈছে। এই আখৰবোৰ নতুনকৈ

সজাই কিছুমান অৰ্থপূৰ্ণ শব্দ গঠন কৰিব পাৰি। এই শব্দসমূহৰ প্ৰথম আৰু শেষৰ আখৰ দুটা বিকল্প উত্তৰসমূহৰ পৰা উল্লেখ কৰিব লাগে।

76. AGOT

- (a) A, T (b) T, O (c) T, G (d) G, A
(e) G, T

77. REGIT

- (a) T, R (b) R, T (c) G, E (d) R, E
(e) R, G

78. ROSEH

- (a) S, O (b) H, E (c) R, S (d) H, S
(e) S, H

79. HINOR


- (a) H, N (b) R, N (c) R, O (d) O, R
(e) H, O

80. PHANTELE

- (a) P, N (b) H, E (c) N, T (d) E, T
(e) P, E




Direction : In questions 81–85, numbers are placed in the figure on the basis of some rules. One place is vacant and indicated as a question (?) mark. Find out the correct alternative to replace the question mark.

নিৰ্দেশনা : 81-85নং প্ৰশ্নৰ প্ৰতিটোতে কিছুমান নিয়মৰ ওপৰত ভিত্তি কৰি কিছুমান সংখ্যা চিত্ৰৰ সৈতে দিয়া হৈছে। তাৰে এটা স্থান খালী আছে আৰু তাত এটা প্ৰশ্নবোধক চিহ্ন (?) আছে। প্ৰশ্নবোধক চিহ্নত কি বহিব বিকল্প উত্তৰবোৰৰ পৰা স্থিৰ কৰা।






- (a) 10 (b) 11 (c) 19 (d) 26
(e) None of these এইবোৰৰ এটাও নহয়

82.






- (a) 40 (b) 50 (c) 60 (d) 70
 (e) None of these (এইবোৰৰ এটাও নহয়)

83.





- (a) 36 (b) 63 (c) 72 (d) 84
 (e) None of these (এইবোৰৰ এটাও নহয়)

84.



- (a) 35 (b) 40 (c) 80 (d) 100
 (e) None of these (এইবোৰৰ এটাও নহয়)

85.




- (a) 2 (b) 8 (c) 12 (d) 18
 (e) None of these (এইবোৰৰ এটাও নহয়)

Direction : In questions 86-90 there are three problem figures fol-


lowed by a question mark (?) for the fourth one. There exists some relationship between the first two problem figures. A similar relationship should exist between the third and the fourth problem figures. Find the one from the answer figures that correctly replaces the question mark.

নিৰ্দেশনা : ৪৬ ৰ পৰা ৯০নং প্ৰশ্নসমূহত তিনিটাকৈ সমস্যা চিত্ৰ আৰু চতুৰ্থটোত এটা প্ৰশ্নবোধক চিহ্ন (?) আছে। প্ৰথম দুটা চিত্ৰত যি ধৰণৰ সম্পৰ্ক আছে তৃতীয় আৰু চতুৰ্থটোত সেই একে ধৰণৰ সম্পৰ্ক থাকিব। উত্তৰ চিত্ৰসমূহৰ পৰা চতুৰ্থ চিত্ৰটো নিৰ্ণয় কৰিব লাগে।

86. Problem figures: সমস্যা চিত্ৰ



Answer figures: উত্তৰ চিত্ৰ



(a) (b) (c) (d)

87. Problem figures: সমস্যা চিত্ৰ



Answer figures: উত্তৰ চিত্ৰ




(a) (b) (c) (d)

88. Problem figures: সমস্যা চিত্ৰ



Answer figures: উত্তর চিত্র




(a) (b) (c) (d)

89. Problem figures: সমস্যা চিত্র



Answer figures: উত্তর চিত্র




(a) (b) (c) (d)

90. Problem figures: সমস্যা চিত্র



Answer figures: উত্তর চিত্র




(a) (b) (c) (d)


Direction : In question 91-95 on the left side three problem figures are given and a question mark (?) is put for the fourth. The problem figures have some relations in their sequence. Pick the correct answer figure which can replace the question mark.

নির্দেশনা : 91 ৰ পৰা 95 নং প্রশ্নসমূহত তিনিটাকৈ সমস্যা চিত্ৰ দিয়া আছে আৰু চতুৰ্থটোত এটা প্রশ্নবোধক চিহ্ন (?) আছে। সমস্যা চিত্ৰসমূহৰ অনুক্ৰমত কিবা এটা সম্বন্ধ আছে। উত্তৰ চিত্ৰসমূহৰ পৰা এটা চিত্ৰ নিৰ্বাচন কৰা যাতে প্রশ্নবোধক চিহ্নৰ সলনি বহুৱাব পৰা যায়।

91. Problem figures: সমস্যা চিত্ৰ




Answer figures: উত্তৰ চিত্ৰ




(a) (b) (c) (d)

92. Problem figures: সমস্যা চিত্ৰ




Answer figures: উত্তৰ চিত্ৰ




(a) (b) (c) (d)

93. Problem figures: সমস্যা চিত্ৰ




Answer figures: উত্তৰ চিত্ৰ




(a) (b) (c) (d)

94. Problem figures: সমস্যা চিত্ৰ



Answer figures: উত্তৰ চিত্ৰ



(a)

(b)

(c)

(d)

95. Problem figures: সমস্যা চিত্ৰ



Answer figures: উত্তৰ চিত্ৰ



(a)

(b)

(c)

(d)

Direction : In question 96 to 100 given below there are four figures in each question. three figures are alike in some way while one figure is different from others. Find the odd figure out.

নিৰ্দেশনা : 96 ৰ পৰা 100 প্ৰশ্নসমূহৰ প্ৰতিটোতে চাৰিটাকৈ চিত্ৰ দিয়া আছে তাৰে তিনিটা কিবা কাৰণত সদৃশ বা মিল থকা, কিন্তু এটা বিসদৃশ বা অমিল। এই অমিল চিত্ৰটো বাছি উলিয়াব লাগে।

96.



(a)

(b)

(c)

(d)

97.



98. (a) $\frac{A}{V}$ (b) $\frac{V}{\wedge}$ (c) $\frac{Y}{\lambda}$ (d) $\frac{\cup}{\cup}$
99. (a) V (b) N (c) T (d) Y
100. (a) Q (b) K (c) E (d) Z

GROUP C

GENERAL KNOWLEDGE & CURRENT AFFAIRS :

সাধাৰণ জ্ঞান আৰু সাময়িক ঘটনাপ্ৰবাহ

Total Marks : 40 মুঠ নম্বৰ : ৪০

Each question carries One Mark : প্ৰতিটো প্ৰশ্নৰ বাবে ১ নম্বৰ

101. আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ' কোনটো দুৰ্ভাগ্যজনক দিনত ধ্বংস কৰা হৈছিল?
On which unfortunate day was the 'World Trade Centre' of the United States of America destroyed?
a. ১০ ছেপ্টেম্বৰ, ২০১১ (10 September, 2011)
b. ১১ ছেপ্টেম্বৰ, ২০০১ (11 September, 2001)
c. ১১ ছেপ্টেম্বৰ, ২০০০ (11 September, 2000)
d. ১০ ছেপ্টেম্বৰ, ২০০১ (10 September, 2001)
102. 'Midnight Children' নামৰ গ্ৰন্থখনৰ লেখক কোন?
Who is the writer of the book 'Midnight Children'?
a. কিৰণ দেশাই (Kiran Desai)

- b. অমিতাভ ঘোষ (Amitav Ghosh)
 c. অ'ৰহান পামুক (Orhan Pamuk)
 d. চলমান ৰুশ্‌দী (Salman Rushdie)
103. কোনখন দেশক 'নীল নদীৰ অৰদান' বুলি কোৱা হয়?
 Which country is called the 'Gift of Nile'?
 a. ইটালী (Italy) b. ইজিপ্ত (Egypt)
 c. তুৰস্ক (Turkey) d. ব্ৰাজিল (Brazil)
104. ২০২৩ বৰ্ষৰ এছিয়ান গেমছত ভাৰতে কিমানটা পদক লাভ কৰিছে?
 How many medals obtained by India in the Asian Games, 2023?
 a. ৩৮২ টা (382) b. ১০৭ টা (107)
 c. ৭০ টা (70) d. ২০৭ টা (207)
105. ব্লেক পাৰ্ল হিচাপে খ্যাত—
 Who is known as 'Black Pearl'?
 a. পেলে (Pele)
 b. ৰ'নাল্ডো (Ronaldo)
 c. মাৰাডোনা (Maradona)
 d. নেইমাৰ (Neymar)
106. ডিজেল ইঞ্জিনৰ আৱিষ্কাৰক ৰুডলফ ডিজেল কোন দেশৰ লোক?
 Rudolf Diesel invented diesel engine. He belongs to —
 a. জাৰ্মানী (Germany)
 b. চীন (China)
 c. হলেণ্ড (Holland)
 d. ইংলেণ্ড (England)
107. দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
 Who established the Slave Dynasty?
 a. চন্দ্ৰগুপ্ত (Chandragupta)
 b. জালালুদ্দিন (Jalaluddin)
 c. কুতুবুদ্দিন (Qutubuddin)
 d. বাহলুল লোধী (Bahlol Lodhi)
108. ২০২৩ চনত শান্তিৰ ন'বেল বঁটা বিজেতাগৰাকী হ'ল—
 The winner of the Nobel Prize for Peace in 2023 is —

- a. কমলা হেৰিছ (Kamala Harris)
 b. নাৰ্গিছ মহম্মদী (Narges Mohammadi)
 c. জন ফছেই (John Fosse)
 d. তছলিমা নাছৰিণ (Toshlima Nasrin)
109. কুটুব মিনাৰ কোনে সজাইছিল ?
 Qutub Minar was built by –
 a. ছাহজাহান (Sahajahan)
 b. কুতুবুদ্দিন আইবাক (Qutubuddin Aibek)
 c. কুতুবুদ্দিন খিলিজি (Qutubuddin Khiliji)
 d. বাবৰ (Babar)
110. কাগজী মুদ্রাৰ প্ৰচলন প্ৰথম কোন দেশত হৈছিল ?
 Which country was the first to use paper currency?
 a. চীন (China)
 b. আমেৰিকা যুক্তৰাষ্ট্ৰ (USA)
 c. ছুইডেন (Sweden)
 d. জাপান (Japan)
111. পেনিচিলিন প্ৰতিজৈৱিক আৱিষ্কাৰ কোনে কৰিছিল ?
 Penicillin, an antibiotic was discovered by –
 a. পেষ্টুৰ (Pasteur)
 b. জেনাৰ (Jenner)
 c. ফ্লেমিং (Flemming)
 d. হাৰ্ভে (Harvey)
112. 'চিটি অৱ ছেভেন হিলছ' বুলি জনা যায়—
 Which one is called 'City of Seven Hills'—
 a. ৰোমক (Rome)
 b. পেৰিছক (Paris)
 c. নিউয়ৰ্কক (New York)
 d. গুৱাহাটীক (Guwahati)
113. ভাৰতীয় প্ৰশাসনিক সেৱাৰ আটাইতকৈ উচ্চ পদবীটো হ'ল—
 The highest post in Indian Civil Service is –
 a. বিত্ত সচিব (Finance Secretary)

- b. বিদেশ সচিব (Foreign Secretary)
 c. কেবিনেট সচিব (Cabinet Secretary)
 d. প্রতিৰক্ষা সচিব (Defence Secretary)
114. 'অংক'লজী'ত কিহৰ বিষয়ে অধ্যয়ন কৰা হয় ?
 'Oncology' is a study of –
 a. চৰাই (Birds) b. কলা (Tissue)
 c. কেণ্সাৰ ৰোগ (Cancer) d. মেলেৰিয়া (Malaria)
115. কুচিপুড়ি নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত—
 Kuchipudi dance is related to –
 a. কেৰালা (Kerala) b. কৰ্ণাটক (Karnataka)
 c. ওড়িশা (Orissa) d. অন্ধ্ৰপ্ৰদেশ (Andhra Pradesh)
116. সমাজসেৱক কৈলাস সত্যার্থীয়ে ২০১৪ চনত কোনটো বঁটা লাভ কৰিছে ?
 What Award was won by social activist Kailash Satyarthi in 2014?
 a. অস্কাৰ এৱাৰ্ড (Oscar Award)
 b. খেল ৰত্ন বঁটা (Kheiratna Award)
 c. ন'বেল বঁটা (Nobel Award)
 d. জ্ঞানপীঠ বঁটা (Jnanpeeth Award)
117. 'অপ্ৰমাদী কবি' বুলি কাক জনা যায় ?
 Who is known as 'Apromadi Kabi'?
 a. মহেন্দ্ৰ কন্দলি (Mahendra Kandali)
 b. মাধৱ কন্দলি (Madhab Kandali)
 c. অনন্ত কন্দলি (Ananta Kandali)
 d. ৰুদ্ৰ কন্দলি (Rudra Kandali)
118. ঋষি সুনাক কোনখন দেশৰ প্ৰধানমন্ত্ৰী ?
 Rishi Sunak is the Prime Minister of –
 a. ফ্ৰান্স (France) b. ইংলেণ্ড (England)
 c. হলেণ্ড (Holland) d. ছুইজাৰলেণ্ড (Switzerland)
119. তলৰ কোনবিধ খেল ২০২৮ চনৰ অলিম্পিক খেলত অন্তৰ্ভুক্ত কৰা হ'ব ?
 Which of the following game will be included in the 2028 Olympic Games?
 a. ফুটবল (Football) b. ক্ৰিকেট (Cricket)

- c. দৌৰ (Race) d. বেডমিণ্টন (Badminton)
120. ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) প্ৰতিষ্ঠা হোৱা চনটো আছিল—
The Indian Space Research Organisation (ISRO) was established in the year—
a. ১৯৭৯ (1979) b. ১৯৬১ (1961)
c. ১৯৮২ (1982) d. ১৯৬৯ (1969)
121. সমস্যা জৰ্জৰিত মণিপুৰৰ বৰ্তমান মুখ্যমন্ত্ৰী হ'ল—
The present Chief Minister of trouble-torn Manipur is
a. মনমোহন সিং (Manmohan Singh)
b. এন বীৰেন সিং (N. Biren Singh)
c. কনৰাড চাংমা (Conrad Sangma)
d. ডিংকো সিং (Dinko Singh)
122. ভাৰতৰ একমাত্ৰ চৰকাৰী বেংকটো হৈছে—
The only Government Bank of India is –
a. ভাৰতীয় ষ্টেট বেংক (State Bank of India)
b. ৰিজাৰ্ব বেংক অৱ ইণ্ডিয়া (Reserve Bank of India)
c. পাঞ্জাব নেচনেল বেংক (Punjab National Bank)
d. ইউনিয়ন বেংক অৱ ইণ্ডিয়া (Union Bank of India)
123. কোনবিধ বেমাৰত ভুগি থকা লোকে ইনছুলিন ব্যৱহাৰ কৰে ?
Insulin is needed by the patients suffering from –
a. কলেৰা (Cholera) b. পলিঅ' (Polio)
c. মধুমেহ (Diabetics) d. জণ্ডিচ (Jaundice)
124. কোনগৰাকী ব্যক্তি 'অসম আন্দোলন'ত শ্বহীদ হৈছিল ?
Who was the martyr of the 'Assam Agitation'?
a. বাহু ডোম (Bahu Dom)
b. খৰ্গেশ্বৰ তালুকদাৰ (Khargeswar Talukdar)
c. জয়ন্ত তালুকদাৰ (Jayanta Talukdar)
d. ফণী তালুকদাৰ (Phani Talukdar)
125. ভাৰতৰ সৰ্বনিম্ন জনবসতিৰ ঘনত্ব থকা ৰাজ্যখন হ'ল—
The lowest densely populated state of India is—
a. অসম (Assam)

- b. অৰুণাচল প্ৰদেশ (Arunachal Pradesh)
 c. গোৱা (Goa)
 d. মিজোৰাম (Mizoram)
126. মহাভাৰতৰ জয়দ্ৰথ কোন দেশৰ ৰজা আছিল ?
 Jayadratha of Mahabharata was the king of which country?
 a. মৎস্য (Matshya)
 b. সিন্ধু (Sindhu)
 c. প্ৰাগজ্যোতিষ (Pragjyotish)
 d. গান্ধাৰ (Gandhar)
127. 'জালিয়ানৱালাবাগ' হত্যাকাণ্ড সংঘটিত হোৱা বছৰটো হ'ল—
 The Jallianwala Bagh massacre took place in —
 a. ১৯২০ (1920) b. ১৯১৯ (1919)
 c. ১৮৫৭ (1857) d. ১৯৩০ (1930)
128. জনপ্ৰিয় 'উবুণ্টু' শব্দটোৰ অৰ্থ হৈছে—
 The meaning of popular word 'Ubuntu' is —
 a. সত্যতা (Truth)
 b. মানৱতা (Humanity)
 c. ন্যায় (Justice)
 d. শ্ৰেয় (Good)
129. পানামা খালটোৱে সংযোগ কৰিছে—
 The Panama Canal connects—
 a. প্ৰশান্ত মহাসাগৰক ভাৰত মহাসাগৰৰ সৈতে
 (Pacific Ocean with Indian Ocean)
 b. প্ৰশান্ত মহাসাগৰক কেৰিবিয়ান সাগৰৰ সৈতে
 (Pacific Ocean with Caribbean Sea)
 c. আটলাণ্টিক মহাসাগৰক গ্ৰেট লেকৰ সৈতে
 (Atlantic Ocean to Great Lakes)
 d. আটলাণ্টিক মহাসাগৰক প্ৰশান্ত মহাসাগৰৰ সৈতে
 (Atlantic Ocean with Pacific Ocean)
130. অসমৰ ইতিহাসত কাক 'বুঢ়া ৰজা' বোলা হয় ?
 'Burha Raja' in the history of Assam is —

- a. জয়ধ্বজ সিংহ (Jayadhwaj Singha)
 b. শিৱ সিংহ (Siva Singha)
 c. প্ৰতাপ সিংহ (Pratap Singha)
 d. ৰুদ্ৰ সিংহ (Rudra Singha)
131. অসমৰ কাক 'হস্তীৰ কন্যা' বুলি কোৱা হয়?
 Who is known as 'Hastirkanya' in Assam?
 a. দিপালী বৰঠাকুৰ (Dipali Borthakur)
 b. নলিনীবালা দেৱী (Nalini Bala Devi)
 c. প্ৰতিমা বৰুৱা পাণ্ডে (Pratima Barua Pandey)
 d. মামণি ৰয়ছম গোস্বামী (Mamoni Raisom Goswami)
132. ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক মচলা উৎপাদন কৰে?
 Highest spice producing state of India is –
 a. অসম (Assam)
 b. গোৱা (Goa)
 c. কেৰালা (Kerala)
 d. তামিলনাডু (Tamil Nadu)
133. ভাৰতীয় সংবিধানৰ সাতজনীয়া 'খচৰা সমিতি'ৰ সদস্য আছিল—
 Member of the 'Seven-member Drafting Committee' of Indian constitution was –
 a. ড° ভূপেন হাজৰিকা (Dr. Bhupen Hazarika)
 b. মহম্মদ ছাৰ চাদুল্লা (Md. Sir Sadulla)
 c. লীলাধৰ বৰুৱা (Liladhar Barua)
 d. নবীন চন্দ্ৰ বৰদলৈ (Nabin Chandra Bordoloi)
134. অস্কাৰলৈ মনোনীত 'ভিলেজ ৰকষ্টাৰ' চলচ্চিত্ৰখনৰ পৰিচালক হৈছে—
 The director of Oscar nominated film 'Village Rockstar' is –
 a. জাহ্নু বৰুৱা (Jahnu Barua)
 b. ৰীমা দাস (Rima Das)
 c. কৃপাল কলিতা (Kripal Kalita)
 d. বাণী দাস (Bani Das)
135. 'মাতৃ দিৱস' উদ্‌যাপন কৰা হয়—
 Mother's Day is celebrated on –

- a. মে' মাহৰ দ্বিতীয় দেওবাৰ (2nd Sunday of May)
 b. মে' মাহৰ প্ৰথম দেওবাৰ (1st Sunday of May)
 c. মাৰ্চ মাহৰ প্ৰথম দেওবাৰ (1st Sunday of March)
 d. এইবোৰৰ এটাও নহয় (None of these)
136. মানুহৰ শৰীৰত থকা ক্ৰ'ম'জ'মৰ সংখ্যা—
 The number of Chromosomes present in human body is –
 a. ৪২ (42) b. ৪৬ (46) c. ৩৬ (36) d. ২৩ (23)
137. 'Malgudi Days' গ্ৰন্থখনৰ লেখকৰ নাম —
 Name of the author of the book 'Malgudi Days' is –
 a. আৰ কে শৰ্মা (R. K. sarma)
 b. আৰ কে নাৰায়ণ (R. K. Narayan)
 c. ছলমান ৰুছডি (Salman Rushdie)
 d. অৰুন্ধুতি ৰয় (Arundhuti Roy)
138. ভাৰতৰ নতুন সংসদ ভৱনৰ আৰ্হি প্ৰস্তুতকৰ্তাগৰাকী কোন?
 Who is the architect of new Parliament House of India?
 a. অক্ষৰ পেটেল (Axar Patel)
 b. বিমল পেটেল (Bimal Patel)
 c. বল্লবভাই পেটেল (Ballavbhai Patel)
 d. ভি ভি গিৰি (V. V. Giri)
139. ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?
 Who is known as the Napoleon of India?
 a. চন্দ্ৰগুপ্ত ২য় (Chandragupta-II)
 b. চন্দ্ৰগুপ্ত ১ম (Chandragupta-I)
 c. সমুদ্ৰগুপ্ত (Samudragupta)
 d. স্কন্দগুপ্ত (Scandagupta)
140. বৰ্তমান 'গৰীয়সী' আলোচনীখনৰ সম্পাদক কোন?
 Who is the present editor of the magazine 'Goriyoshi'?
 a. অনুৰাধা শৰ্মা পূজাৰী (Anuradha Sarma Pujari)
 b. ৰীতা চৌধুৰী (Rita Choudhury)
 c. হৰেকৃষ্ণ ডেকা (Harekrishna Deka)
 d. দিলীপ চন্দন (Dilip Chandan)

GROUP D

ENGLISH GRAMMAR : ইংৰাজী ব্যাকৰণ

Total Marks : 10 মুঠ নম্বৰ : ১০

Each question carries One Mark : প্রতিটো প্রশ্নৰ বাবে ১ নম্বৰ

Choose the correct spelling from the options given in each question below.

141. a. choclat b. chocolate c. choklate d. chocolait
142. a. aroplane b. aeroplain
c. aeroplane d. aeroplan

Choose the plural forms of the words given below.

143. buffalo
a. buffaloies b. buffalos c. buffalose d. buffaloes
144. mouse
a. mouses b. mousies c. mice d. mices

Fill in the blank with the opposite of the underlined adjective in the following sentences from the choices given and write its letter in the blank space.

145. The dog is a pet animal but the tiger is a _____.
a. wild b. fierce
c. strong d. big
146. The ugly crow is jealous of the peacock because it is _____.
a. blue b. big c. beautiful d. spotted

Choose the appropriate degrees of comparison to complete the sentences and write the letter in the blank space.

147. This shirt is good but that shirt is _____.
a. gooder b. goodest c. best d. better
148. Your box is heavy but mine is _____.
a. heavier b. heavyer c. heaveir d. heaveir

Choose the appropriate collective noun from the options and write the letter (a/b/c/d) in the blank space.

149. I saw a _____ of gease on the pond.
a. crowd b. flock c. herd d. pack
150. I left my _____ of keys on the table.
a. bundle b. bunch c. band d. gang

ANSWER SHEET OF JTSSE-2024, For Class : VII

Name of Candidate		Name of School studying at present	
Class	Roll No.	Invigilator's Sign.	Date

GROUP-A : SCHOLASTIC APTITUDE TEST

<table style="width: 100%; border-collapse: collapse;"> <tr><td>1.</td><td><input checked="" type="radio"/></td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>2.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>3.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>4.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>5.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>6.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>7.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>8.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>9.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>10.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>11.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>12.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>13.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>14.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>15.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>16.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>17.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> </table>	1.	<input checked="" type="radio"/>	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	2.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	3.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	4.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	5.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	6.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	7.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	8.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	9.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	10.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	11.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	12.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	13.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	14.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	15.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	16.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	17.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	<table style="width: 100%; border-collapse: collapse;"> <tr><td>18.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>19.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>20.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>21.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>22.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>23.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>24.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>25.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>26.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>27.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>28.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>29.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>30.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>31.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>32.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>33.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>34.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> </table>	18.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	19.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	20.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	21.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	22.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	23.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	24.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	25.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	26.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	27.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	28.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	29.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	30.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	31.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	32.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	33.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	34.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	<table style="width: 100%; border-collapse: collapse;"> <tr><td>35.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>36.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>37.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>38.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>39.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>40.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>41.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>42.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>43.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>44.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>45.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>46.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>47.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>48.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>49.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>50.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> </table>	35.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	36.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	37.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	38.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	39.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	40.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	41.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	42.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	43.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	44.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	45.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	46.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	47.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	48.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	49.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	50.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)
1.	<input checked="" type="radio"/>	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
2.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
3.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
4.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
5.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
6.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
7.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
8.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
9.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
10.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
11.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
12.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
13.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
14.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
15.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
16.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
17.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
18.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
19.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
20.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
21.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
22.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
23.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
24.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
25.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
26.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
27.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
28.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
29.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
30.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
31.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
32.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
33.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
34.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
35.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
36.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
37.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
38.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
39.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
40.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
41.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
42.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
43.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
44.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
45.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
46.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
47.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
48.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
49.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
50.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																																																																																																																																																																									
		MARKS IN SAT 																																																																																																																																																																																																																																																																																																												

GROUP-B : MENTAL ABILITY TEST

<table style="width: 100%; border-collapse: collapse;"> <tr><td>51.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>52.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>53.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>54.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>55.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>56.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>57.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>58.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>59.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> </table>	51.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	52.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	53.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	54.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	55.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	56.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	57.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	58.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	59.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	<table style="width: 100%; border-collapse: collapse;"> <tr><td>60.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>61.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>62.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input checked="" type="radio"/> (e)</td></tr> <tr><td>63.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>64.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input checked="" type="radio"/> (e)</td></tr> <tr><td>65.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input checked="" type="radio"/> (e)</td></tr> <tr><td>66.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>67.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>68.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> </table>	60.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	61.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	62.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input checked="" type="radio"/> (e)	63.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	64.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input checked="" type="radio"/> (e)	65.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input checked="" type="radio"/> (e)	66.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	67.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	68.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	<table style="width: 100%; border-collapse: collapse;"> <tr><td>69.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>70.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>71.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>72.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input checked="" type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>73.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>74.</td><td><input type="radio"/> (a)</td><td><input checked="" type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>75.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input checked="" type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> <tr><td>76.</td><td><input type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input checked="" type="radio"/> (e)</td></tr> <tr><td>77.</td><td><input checked="" type="radio"/> (a)</td><td><input type="radio"/> (b)</td><td><input type="radio"/> (c)</td><td><input type="radio"/> (d)</td><td><input type="radio"/> (e)</td></tr> </table>	69.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	70.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	71.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	72.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)	73.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	74.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	75.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)	76.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input checked="" type="radio"/> (e)	77.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)
51.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
52.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
53.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
54.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
55.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
56.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
57.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
58.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
59.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
60.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
61.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
62.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input checked="" type="radio"/> (e)																																																																																																																																																															
63.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
64.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input checked="" type="radio"/> (e)																																																																																																																																																															
65.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input checked="" type="radio"/> (e)																																																																																																																																																															
66.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
67.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
68.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
69.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
70.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
71.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
72.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input checked="" type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
73.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
74.	<input type="radio"/> (a)	<input checked="" type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
75.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input checked="" type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															
76.	<input type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input checked="" type="radio"/> (e)																																																																																																																																																															
77.	<input checked="" type="radio"/> (a)	<input type="radio"/> (b)	<input type="radio"/> (c)	<input type="radio"/> (d)	<input type="radio"/> (e)																																																																																																																																																															

GROUP-B : MENTAL ABILITY TEST

78. (a) ● (c) (d) (e) 79. (a) (b) ● (d) (e) 80. (a) (b) (c) ● (e) 81. (a) (b) (c) ● (e) 82. (a) ● (c) (d) (e) 83. (a) ● (c) (d) (e) 84. (a) (b) ● (d) (e) 85. (a) (b) ● (d) (e)	86. (a) ● (c) (d) (e) 87. (a) ● (c) (d) (e) 88. (a) ● (c) (d) (e) 89. (a) (b) (c) ● (e) 90. ● (b) (c) (d) (e) 91. (a) ● (c) (d) (e) 92. ● (b) (c) (d) (e) 93. (a) (b) ● (d) (e)	94. (a) ● (c) (d) (e) 95. (a) ● (c) (d) (e) 96. (a) ● (c) (d) (e) 97. (a) (b) (c) ● (e) 98. (a) (b) (c) ● (e) 99. ● (b) (c) (d) (e) 100. (a) (b) (c) ● (e)
--	--	--

MARKS IN MAT

GROUP-C : GENERAL KNOWLEDGE & CURRENT AFFAIRS

101. (a) ● (c) (d) (e) 102. (a) (b) (c) ● (e) 103. (a) ● (c) (d) (e) 104. (a) ● (c) (d) (e) 105. ● (b) (c) (d) (e) 106. ● (b) (c) (d) (e) 107. (a) (b) ● (d) (e) 108. (a) ● (c) (d) (e) 109. (a) ● (c) (d) (e) 110. ● (b) (c) (d) (e) 111. (a) (b) ● (d) (e) 112. ● (b) (c) (d) (e) 113. (a) (b) ● (d) (e)	114. (a) (b) ● (d) (e) 115. (a) (b) (c) ● (e) 116. (a) (b) ● (d) (e) 117. (a) ● (c) (d) (e) 118. (a) ● (c) (d) (e) 119. (a) ● (c) (d) (e) 120. (a) (b) (c) ● (e) 121. (a) ● (c) (d) (e) 122. (a) ● (c) (d) (e) 123. (a) (b) ● (d) (e) 124. (a) ● (c) (d) (e) 125. (a) ● (c) (d) (e) 126. (a) ● (c) (d) (e)	127. (a) ● (c) (d) (e) 128. (a) ● (c) (d) (e) 129. (a) (b) (c) ● (e) 130. (a) (b) ● (d) (e) 131. (a) (b) ● (d) (e) 132. (a) (b) ● (d) (e) 133. (a) ● (c) (d) (e) 134. (a) ● (c) (d) (e) 135. ● (b) (c) (d) (e) 136. (a) ● (c) (d) (e) 137. (a) ● (c) (d) (e) 138. (a) ● (c) (d) (e) 139. (a) (b) ● (d) (e) 140. (a) ● (c) (d) (e)
--	--	--

MARKS IN GKCA

GROUP-D : ENGLISH

141. (a) ● (c) (d) (e) 142. (a) (b) ● (d) (e) 143. (a) (b) (c) ● (e) 144. (a) (b) ● (d) (e) 145. ● (b) (c) (d) (e)	146. (a) (b) ● (d) (e) 147. (a) (b) (c) ● (e) 148. ● (b) (c) (d) (e) 149. (a) ● (c) (d) (e) 150. (a) ● (c) (d) (e)	<div style="border: 1px solid black; height: 60px; margin-bottom: 10px;"></div> <p style="text-align: center; margin: 0;">MARKS IN ENGLISH</p> <div style="border: 1px solid black; height: 20px; width: 100%; margin: 0;"></div>
--	--	--

SAT **+** **MAT** **+** **GKCA** **+** **ENGLISH** **= TOTAL MARKS**

SIGNATURE OF EXAMINER

DATE :

Scrutinised by

Counter signed by Controller